

ফা গু ন

অসমীয়া থালি

নিৰামিষ থালি [Veg Platter]

160

ভাত, ডালি, মাটি ডালি, পিটিকা, খাৰ, ভাজী, আঞ্জা, বৰ, চাটনি, চালাড, পাপৰ আৰু পায়স/দৈ
[Rice, Dal, Black Dal, Mashed Potato, Alkali-based Dish , Fried Vegetables, Curry, Fritters, Chutney, Salad, Papad, and Rice Pudding/Curd]

নিৰামিষ - পনীৰ থালি [Paneer Platter]

300

ভাত, ডালি, মাটি ডালি, পিটিকা, খাৰ, ভাজী, আঞ্জা, বৰ, চাটনি, চালাড, পাপৰ ,পায়স/দৈ, পনীৰ
আঞ্জা
[Rice, Dal, Black Dal, Mashed Potato, Alkali-based Dish , Fried Vegetables, Curry, Fritters, Chutney, Salad, Papad, Rice Pudding & Paneer Curry]

আমিষ (মাছ) থালি - [Non-veg (Fish) Platter]

330

ভাত, ডালি, মাটি ডালি, পিটিকা, খাৰ, ভাজী, আঞ্জা, বৰ, চাটনি, চালাড, পাপৰ ,পায়স/দৈ আৰু মাছ
ভজা /মাছ আঞ্জা
[Rice, Dal, Black Dal, Mashed Potato, Alkali-based Dish , Fried Vegetables, Curry, Fritters, Chutney, Salad, Papad, Rice Pudding , Fish Fry / Fish Curry]

আমিষ (ব্ৰইলাৰ/দেশী মুৰ্গী) থালি - [(Broiler/Local Chicken) Platter]

320/420

ভাত, ডালি, মাটি ডালি, পিটিকা, খাৰ, ভাজী, আঞ্জা, বৰ, চাটনি, চালাড, পাপৰ ,পায়স আৰু মুৰ্গী
আঞ্জা
[Rice, Dal, Black Dal, Mashed Potato, Alkali-based Dish , Fried Vegetables, Curry, Fritters, Chutney, Salad, Papad, Rice Pudding & Chicken Curry]

আমিষ (খাসি/পঠা) থালি - [Non-veg (Mutton) Thali

440

ভাত, ডালি, মাটি ডালি, পিটিকা, খাৰ, ভাজী, আঞ্জা, বৰ, চাটনি, চালাড, পাপৰ ,পায়স আৰু খাসি/
পঠা আঞ্জা
[Rice, Dal, Black Dal, Mashed Potato, Alkali-based Dish , Fried Vegetables, Curry, Fritters, Chutney, Salad, Papad, Rice Pudding & Mutton Curry]

Thali is for one person only. No sharing.

অসমীয়া আঞ্জা

ব্ৰইলাৰ মুৰ্গী ভজা [<i>Broiler /Local Chicken Fry</i>]	300/380
ব্ৰইলাৰ মুৰ্গী আঞ্জা [<i>Broiler Chicken Curry</i>]	330
তিল/কলদিল/খৰিচা/পিঠাগুৰি [<i>Sesame/Banana Flower/Bamboo Shoot/ Rice Flour</i>]	
দেশী মুৰ্গীৰ আঞ্জা [<i>Local Chicken Curry</i>]	400
তিল/কলদিল/খৰিচা/পিঠাগুৰি [<i>Sesame/Banana Flower/Bamboo Shoot/ Rice Flour</i>]	
খাসি/পঠাৰ মাংস ভজা [<i>Mutton Fry</i>]	440
খাসি/পঠাৰ মাংস আঞ্জা[<i>Mutton Curry</i>]	480
তিল/কলদিল/খৰিচা/ পচলা [<i>Sesame/Banana Flower/Bamboo Shoot/Banana Stem</i>]	
হাঁহৰ মাংস ভজা [<i>Duck Fry</i>]	400
হাঁহৰ মাংস আঞ্জা[<i>Duck Curry</i>]	440
কোমোৰা /তিল/ পচলা [<i>Gourd/Sesame/Banana Flower</i>]	
মোৰা মাছ ভজা [<i>Small Fish Fry</i>]	240
মাছৰ ভজা ৰৌ /বাহু [<i>Fish Fry Rohu/Bah</i>]	280
মাছৰ আঞ্জা - ৰৌ /বাহু[<i>Fish Curry Rohu/Bahu</i>]	340
টেঙা /সৰিয়হ/ ভেদাইলতা/ধনীয়া/কোমোৰা [<i>Tangy/Mustard/Coriander Seeds/Gourd</i>]	

FAGUN

BREAKFAST

Poha	120	Aloo Paratha	120
Plain/Masala Omelette	60/90	Gobi Paratha	130
Puri Sabzi	120	Paneer Paratha	150
Masala Puri	150	Plain Paratha	80
Boiled Egg	50		

BEVERAGES

Black Tea	30	Lemon Tea	50
Milk Tea	50	Green Tea	70
Masala Tea	60	Coffee	70

SOUPS

VEG		NON VEG	
Classic Cream Soup Mushroom/Tomato/Vegetables	140	Classic Cream Chicken Soup	200
Manchow Soup	140	Chicken Manchow Soup	200
Sweet Corn Soup	140	Chicken Hot and Sour Soup	200
Hot and Sour Soup	140		

SALAD

Green Salad	120
Onion Salad	100
Kachumber Salad	100

PAPAD

Roasted Papad - 2 Pcs	40
Fried Papad - 2 Pcs	60
Rice Papad - 2 Pcs	60
Masala Papad - 2 Pcs	100

... APPETIZER - VEG ...

... INDIAN ...	...	... ORIENTAL ...	...
Veg Pakoda	160	Chilli Paneer	280
Gobi 65	160	Pan Fried Paneer	320
Paneer Pakoda	260	Chilli Garlic Potatoes	220
Paneer 65	260	Honey Chilli Potatoes	240
Mushroom 65	280	Mushroom Salt & Peeper	280
		Crispy Chilli Babycorn	280
		Veg/Gobi Manchurian	300

... APPETIZER - NONVEG ...

... INDIAN ...	...	... ORIENTAL ...	...
Tandoori Chicken (H/F)	290/550	Drums of Heaven	340
Afghani Chicken	380	Chicken Lolipop	340
Chicken Malai Tikka	460	Chilli Chicken	320
Chicken Hariyali Tikka	380	Dragon Chicken	340
Roasted Chicken	420	Chicken Manchurian	350
Chicken Dry Fry	300	Chilli Garlic Prawn	490
Tandoori Prawn	550	Prawn Salt & Peeper	490
Fish Tikka	380	Pan Fried Chilli Mutton	520
Mutton Dry Fry	450		

... CONTINENTAL ...

French Fries	150	Fish Finger	330
Potato Wedges	200	Chicken Nuggets	350

MAIN - INDIAN

VEG

Plain Dal	100
Dal Fry	160
Dal Butter Fry	190
Dal Tadka(Black/Yellow)	200
Dal Makhani	250
Mixed Veg	220
Paneer Kofta	300
Aloo Jeera Fry	180
Kashmiri Dum Aloo	230
Aloo Matar	240
Matar Paneer	320
Kadai Paneer	320
Paneer Butter Masala	360
Shahi Paneer	380
Paneer Do Pyaza	340
Methi Malai Paneer	380

BREAD

Tandoor Roti	40
Plain Naan	70
Butter Naan	100
Garlic Naan	120
Roti/ Butter Roti	25/35

RICE VEG

Steam Rice	100
Jeera Rice	140
Veg Pulao	230
Kashmiri Pulao	280

NON - VEG

Chicken Masala	340
Chicken Do Pyaza	380
Chicken Kosa	380
Chicken Lababdar	380
Home Style Chicken Curry	340
Chicken Butter Masala	400
Chicken Rogan Josh	390
Chicken Hariyali	400
Chicken Bharta	380
Malai Methi Chicken	400
Chicken Kali Mirch	400
Chicken Korma	420
Kadai Chicken	380
Mutton Curry	450
Mutton Rogan Josh	500
Mutton Mughlai	500
Mutton Korma	500
Mutton Changrezi	500
Mutton Afghani	540
Egg Curry	190

RICE NON - VEG

Chicken Biriyani	350
Mutton Biriyani	480
Egg Biriyani	250
Chicken Pulao	350

• • • MAIN - ORIENTAL • • •

• • • VEG • • •		• • • NON - VEG • • •	
Veg Manchurian	260	Chilli Chicken Gravy	340
Chilli Paneer	320	Chicken Manchurian	340
Gobi Manchurian	280	Garlic Chicken	340
Paneer Manchurian	320	Butter Garlic Chicken	360
Chilli Potato	230	Ginger Chicken	320
Chilli Soyabean	230	Lemon Chicken	340
Paneer Schezwan	340	Chicken Schezwan	360
		Chilli Egg	280
• • • RICE • • •		• • • NODDLES • • •	
Veg Fried Rice	200	Veg Hakka Noddles	200
Egg Fried Rice	240	Paneer Hakka Noddles	240
Chicken Fried Rice	290	Egg Hakka Noddles	240
Chilli Garlic Chicken Fried Rice	310	Mixed Hakka Noddles	340
Schezwan Veg Fried Rice	220	Chicken Hakka Noddles	280
Schezwan Egg Fried Rice	260	Pan Fried Noddles	320
Schezwan Chicken Fried Rice	310	Chilli Garlic Chicken Noddles	300
		Schezwan Veg Noodles	220
		Schezwan Chicken Noodles	300

DRINKS

Cold Drink	60	Cold Coffee	120
Juice of Your Choice	160	Vanilla Shake	130
Lemonade	80	Hot Chocolate	150
Soda Lemonade	120	Kit Kat Shake	130
Virgin Mojito	130	Oreo Shake	120
		Banana Shake	130
Ice Tea	90	Strawberry Shake	140
Peach/Lemon/Green Apple)		Blueberry Shake	150
Kiwi Martini	150	Mango Shake	140
Blue Lagoon	150	Lassi	130

THANK YOU